

Total No. of Printed Pages—8

**5 SEM TDC MTH G 1**

**2 0 1 6**

( November )

**MATHEMATICS**

( General )

Course : 501

[ (A) Analysis-II, (B) Mechanics ]

*Full Marks : 80*

*Pass Marks : 32 (Backlog) / 24 (2014 onwards)*

*Time : 3 hours*

*The figures in the margin indicate full marks  
for the questions*

**(A) Analysis-II ( Complex Analysis )**

( Marks : 35 )

1. (a) এটা জটিল ফলনৰ অনৱাচ্ছিন্নতাৰ সংজ্ঞা দিয়া। 1

Define continuity of a complex function.

(b) ফ্ৰৰীয় ৰূপত কৃচি-বাহিমান সমীকৰণ লিখা। 1

Write the Cauchy-Riemann equation in  
polar form.

( 2 )

- (c) দেখুওৱা যে  $\frac{d\bar{z}}{dz}$  নবত্তে ।

4

Show that  $\frac{d\bar{z}}{dz}$  does not exist.

- (d)  $u = \cos x \cosh y$  এ প্রসংবাদী সম্মুগ্ধ ফলন নির্ণয় কৰা ।

4

Find the harmonic conjugate function of  $u = \cos x \cosh y$ .

অথবা / Or

দেখুওৱা যে ক্রমক মান-বিশিষ্ট এটা বৈশ্লেষিক ফলন ক্রমক ।

4

Show that an analytic function with constant modulus is constant.

2. (a) জর্ডন বক্রৰ সংজ্ঞা দিয়া ।

1

Define Jordan curve.

- (b) বহসংযোগিত ক্ষেত্ৰৰ ক্টিৰ অনুকলন সূত্ৰ লিখা ।

2

State Cauchy's integral formula of multiconnected regions.

- (c)  $|z - a| = r$  বৃত্তৰ পৰিক্ৰমত  $\int \frac{dz}{z-a}$  অনুকলনৰ মান নিৰ্ণয় কৰা ।

3

Find the value of the integral  $\int \frac{dz}{z-a}$  round a circle  $|z - a| = r$ .

( 3 )

(d) কৃচির উপপাদ্য উল্লেখ করি প্রমাণ করা।

6

State and prove Cauchy's theorem.

অথবা /Or

সাধাৰণভাৱে সংযুক্ত ক্ষেত্ৰ  $R$ ত  $C$  পৰিসীমাৰ ভিতৰত  
আৰু ওপৰত যদি ফলন  $f(z)$  বৈশ্লেষিক হয়, তেন্তে  
প্রমাণ কৰা যে

$$f'(a) = \frac{1}{2\pi i} \oint_C \frac{f(z)}{(z-a)^2} dz$$

6

If  $f(z)$  is analytic inside and on the  
boundary  $C$  of simply-connected region  $R$ ,  
then prove that

$$f'(a) = \frac{1}{2\pi i} \oint_C \frac{f(z)}{(z-a)^2} dz$$

3. (a) ফলন  $f(z)$ ৰ অপ্রতিমতাৰ সংজ্ঞা দিয়া।

1

Define singularity of a function  $f(z)$ .

(b) ফলন

$$f(z) = \frac{z^2 - a^2}{z-a} \text{ ৰ ক্রৰ্ম লিখা।}$$

1

Write the pole of the function

$$f(z) = \frac{z^2 - a^2}{z-a}$$

( 4 )

(c)  $\sin \frac{1}{z}$  ফলনৰ অপ্রতিমতাৰ প্ৰকৃতি নিৰ্ণয় কৰা।Find the nature of the singularity of  
the function  $\sin \frac{1}{z}$ .(d)  $\frac{z^2}{z^2 + a^2}$  ফলনৰ  $z = ia$  বিশুদ্ধ অৱশেষ নিৰ্ণয় কৰা।

Find the residue of the function

$$\frac{z^2}{z^2 + a^2}$$

at  $z = ia$ .

(e) তলৰ যি কোনো এটা অনুকলনৰ মান নিৰ্ণয় কৰা :

Evaluate any one of the following  
integrals :

$$(i) \int_0^{2\pi} \frac{\cos 2\theta d\theta}{5 + 4 \cos \theta}$$

$$(ii) \int_0^{2\pi} e^{-\cos \theta} \cos(n\theta + \sin \theta) d\theta, n \in N$$

2

6

**(B) Mechanics**

( Marks : 45 )

**(a) Statics**

4. (a) ৰেঞ্চৰ সংজ্ঞা দিয়া। 2

Define wrench.

- (b) এটা পদ্ধতি সমক্রবীয় হেবাব প্ৰয়োজনীয় আৰু পৰ্যাপ্ত  
চৰ্ত লিখা। 2

Write the necessary and sufficient condition for a system to be equipollent.

- (c) এডল ৰেখাৰ সাপেক্ষে বল ভাৱক নিৰ্ণয় কৰা। 6

Find the moment of a force about a line.

অথবা /Or

দৃঢ় বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ কেন্দ্ৰীয় অক্ষৰ  
সমীকৰণ নিৰ্ণয় কৰা। 6

Find the equations of the central axis of forces acting on a rigid body.

5. (a) আভাসী কাৰ্যৰ সমীকৰণ গঠন কৰোতে বাদ দিব পৰা  
এটা বল উল্লেখ কৰা। 1

Write one force which can be omitted in forming the equation of virtual work.

- (b) বজ্জুকা  $S = C \tan \psi$ ৰ যি কোনো বিন্দুত বক্রতা  
ব্যাসাৰ্ধ নিৰ্ণয় কৰা। 1

Find the radius of curvature at any point of a catenary  $S = C \tan \psi$ .

- (c) আভাসী কার্যৰ সংজ্ঞা দিয়া। 2  
 Define virtual work.
- (d) সাধাৰণ ৰজ্জুকাৰ কাৰ্টেচিয়ান সমীকৰণ নিগমন কৰা। 6  
 Derive the Cartesian equation of a common catenary.

অথবা / Or

- দেখুওৱা যে এডল অবণ্ডিয় টাৰৰ চাপৰ প্ৰভাৱত হোৱা আভাসী কার্য শূন্য। 6  
 Show that the total virtual work done by tensions of an inextensible string is zero.

### **(b) Dynamics**

6. (a) সমতলীয় বক্রত গতি কৰা কোনো কণাৰ ত্বরণৰ ব্যাসাধীয় উপাংশ লিখা। 1  
 Write radial component of acceleration of a particle moving in a plane curve.
- (b) সৰল আবৰ্ত গতিৰ কম্পনাংকৰ সংজ্ঞা দিয়া। 1  
 Define frequency of a simple harmonic motion.
- (c) সৰল আবৰ্ত গতিৰ  $x = a \cos \sqrt{\mu} t$  সমীকৰণ প্ৰতিষ্ঠা কৰা। 6  
 Establish the equation  $x = a \cos \sqrt{\mu} t$  in a simple harmonic motion.

( 7 )

অথবা /Or

কোনো এক কণার ব্যাসাধ আৰু ইয়াৰ নম্ব দিশত হিৰ  
মূল বিন্দুৰ পৰা বেগৰ উপাংশ ই'ল  $\lambda r$  আৰু  $\mu\theta$ . কণার  
গতিপথ, ত্বরণৰ ব্যাসাধীয় আৰু তিৰ্যক উপাংশ নিৰ্ণয়  
কৰা।

6

The velocity of a particle along and perpendicular to the radius from a fixed origin are  $\lambda r$  and  $\mu\theta$ . Find the path, radial acceleration and transverse acceleration of the particle.

7. (a) কেন্দ্ৰীয় বলৰ সংজ্ঞা দিয়া।

1

Define central force.

- (b) কেন্দ্ৰীয় বলৰ সমীকৰণ প্রতিষ্ঠা কৰা।

6

Derive the equation of central forces.

অথবা /Or

যদি কেন্দ্ৰীয় বল কোনো হিৰ বিন্দুৰ পৰা বৰ্গৰ বিপৰীত  
হিচাবে পৰিৱৰ্তিত হয়, তেন্তে কক্ষ নিৰ্ণয় কৰা।

6

If the central force varies inversely as  
the square of the distance from a fixed  
point, then find the orbit.

8. (a) ( $x, y, z$ ) বিন্দুত  $m$  ভৰৰ  $x$ -অক্ষ সাপেক্ষে জড়তা  
ভাৱক লিখা।

1

Write the moment of inertia of mass  $m$   
at the point ( $x, y, z$ ) with respect to  $x$ -axis.

( 8 )

(b) জড়তা গুণফলৰ সংজ্ঞা দিয়া ।

2

Define product of inertia.

(c) সুষম ত্রিভুজাকাৰ ফলকৰ এডাল বাহুৰ সাপেক্ষে জড়তা  
ভাৱক নিৰ্ণয় কৰা ।

7

Find the moment of inertia of an uniform  
triangular lamina about one side.

অথবা / Or

জড়তা ভাৱকৰ লম্ব অক্ষৰ উপপাদ্য উল্লেখ কৰি প্ৰমাণ  
কৰা ।

7

State and prove the theorem of  
perpendicular axes of moment.

★ ★ ★